

*Library copy*  
*A.L.A.*

# **Assam Legislative Assembly Debates**

## **OFFICIAL REPORT**

**FIRST SESSION OF THE ASSAM LEGISLATIVE  
ASSEMBLY ASSEMBLED AFTER THE  
SIXTH GENERAL ELECTIONS UNDER  
THE SOVEREIGN DEMOCRATIC  
REPUBLICAN CONSTITUTION  
OF INDIA**

## **BUDGET SESSION**

**VOL. I**

**No. 8**

**The 31st March 1978**



**1979**

**PRINTED AT THE ASSAM GOVERNMENT PRESS,  
GAUHATI**



# DEBATES OF THE ASSAM LEGISLATIVE ASSEMBLY 1978

(Budget Session)

Volume—I

No. 8

Dated the 31st March, 1978

---

## CONTENTS

Pages

1. Miscellaneous	..	...	..	346
2. The Assam Finance Bill, 1978	..	...	...	346—347
3. Calling Attention	...	...	...	347—348
4. Matter Under Rule 301	...	..	...	349—350
5. Resolution for ratification of Amendments to the Constitution.	...	..	...	351—361
6. Adjournment	...	..	..	361



Proceedings of the First Session of the Assam Legislative Assembly assembled after the Sixth General Election under Sovereign Democratic Republican Constitution of India.

The House met in the Assembly Chamber, Dispur, Gauhati on Friday, the 31st March, 1978 with the Hon'ble Speaker in the Chair 12 (twelve) Ministers, 4 (four) Ministers of State, 4 (four) Parliamentary Secretaries and 103 (one hundred and three) Members present.

#### MISCELLANEOUS

Shri KHAGEN BARBARUAH : Hon'ble Speaker, before we start our business, may I say a few words ? The people are coming from different parts of Assam to meet the Ministers with their petitions in hands, but the Ministers are not available in their Chamber. Will the Cabinet Ministers be pleased to wait in their Chamber for few hours or few minutes to meet the demand of the people and to take the petitions of those persons after the end of the business ?

Mr. SPEAKER : I have no control over the Ministers.

Shri KESHAB CHANDRA GOGOI : (Minister) : Sir, we are always available in the Assembly building and also in our Chamber.

Shri KHAGEN BARBARUAH : Sir, I have been trying to meet the Electricity Minister for many times for the last few days but he was not available.

Shri KESHAB CHANDRA GOGOI : (Minister) : He was available in the Assembly.

Shri A. F. GULAM OSMANI (Minister) : I have been here. It would be convenient for me to meet him if he sends a slip.

#### ASSAM FINANCE BILL, 1978.

Mr. SPEAKER : Here is a message from the Governor.

"Rajbhavan

Shillong : Camp Gauhati Circuit House,  
the 25th March, 1978.

Under the provision of Article 207 (3) of the Constitution of India, I, Lallan Prasad Singh, Governor of Assam, recommend that the Assam Finance Bill, 1978, be taken into consideration by the Assam Legislative Assembly.

Sd/Lallan Prasad Singh,  
Governor of Assam"



Shri KESHAB CHANDRA GOGOI (Minister, Finance): Mr. SPEAKER Sir, I beg to move that the Assam Finance Bill, 1978 be taken into consideration.

Mr. SPEAKER: I put the motion. The motion is that the Assam Finance Bill 1978 be taken into consideration

(Motion was adopted)

Now, the Clause 2 and 3. There is no amendment. So, Clause 2 and 3 do form part of the Bill.

(Motion was adopted)

Now, the Clause 2 and 3 form part of the Bill.

Now, I put that Clause I, the preamble, short title and the enacting formula do form part of the Bill.

(Motion was adopted)

So, the clause the preamble, short title and the enacting formula from part of the Bill.

Now item No. (c):

Shri KESHAB CHANDRA GOGOI, (Minister, Finance): Mr. SPEAKER, Sir, I beg to move that the Assam Finance Bill, 1978 be passed.

Mr. SPEAKER: The motion is that the Assam Finance Bill, 1978 be passed,

(Bill was passed)

### CALLING ATTENTION

Shri KHAGEN BARBARURH: Mr. Speaker Sir, I beg to call the attention of Minister, Sports and Youth Welfare under Rule 54 of the Rules of Procedure and Conduct of Business in Assam Legislative Assembly regarding "Retrenchment of 118 employees, Grade III and Grade IV of N. C. C. organisation all over Assam from 1st April, 1978.

অধ্যক্ষ মহোদয়, এই শিক্ষার্থী বাহিনীটো চৰকাৰী আইন মতে প্ৰতিস্থা কৰা হয়, এই বাহিনীত প্ৰায় ৮০০ শ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ নিয়োগ কৰা হৈছিল, ১৯৭৭ চনৰ আগতে প্ৰায় ৯০টা হেড কোৰ্টাৰ আছিল আৰু ৭৭১ টা আছিল ইউনিট বা শাখা। আমাৰ অসমৰ বিভিন্ন ঠাইত ইয়াৰ শাখা আছে। নগাওঁ, যোৰহাট, বৰপেটা, তেজপদৰ, ধুবুৰী, গুৱাহাটী ইত্যাদিত ১৯৪৮ চনৰ পৰাই এই বিভাগ বোৰ চলি আছে। ৫ বছৰ বা ২০ বছৰ পৰ্যন্ত যিবিলাক কৰ্মচাৰীয়ে কাম কৰিছিল তেখেতসকলক কালিলৈ ১ তাৰিখে বিদায় দিয়া হ'ব ব'লি এই মন্তব্য বিভাগৰ পৰা চিঠি আহিছে। কিন্তু চৰকাৰৰ নিয়ম মতে ৫ বছৰ যদি কোনো বিভাগত কৰ্মচাৰী থাকে তেওঁলোকক স্থায়ী কৰাৰ নিয়ম আছে। কিন্তু এই কৰ্মচাৰী সকলে ৫ বছৰৰ পৰা ১০ বছৰ পৰ্যন্ত কাম কৰি আছে।



কিন্তু তেওঁ লোকক স্হায়ী কৰাৰ ব্যৱস্থা কৰা নহল। এতিয়া ১১৮ জনক বিদায় দিয়াৰ কথা উঠিছে মই ভাবো চৰকাৰে এওঁ লোকক স্হায়ী কৰাৰ ব্যৱস্থা কৰিব। সেই বিভাগত নহলেও অন্য কোনো বিভাগত নিয়োগ কৰিব লাগে। এই বাহিনীটো অতি দৰ্কাৰী বাহিনী। যেতিয়া মস্কা হিটলাৰে আক্ৰমণ কৰিহি আৰু সৈন্য বাহিনী আহি স্মনেনস্ক আহি পায়হি তেতিয়া গাওঁ অঞ্চলৰ পৰা ৮০ লাখ লোকে বাধা দিবলৈ ওলাই গ'ল এই ৮০ লাখ peoples' militia. এই বাহিনীটো অষ্ট্ৰ শস্ত্ৰৰে আৰু গাঁৱৰ যন্ত্ৰকো সেই দৰে প্ৰস্তুত কৰা উচিত। যেতিয়া চীনে ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল তেতিয়া নেহেৰুৱে কৈছিল my heart goes to A sam.

আমি এজন চীনাকো বন্দী কৰিব নোৱাৰিলো। এপাত জোতাহে বন্দী কৰা হৈছিল। গতিকে এই বাহিনীটো অষ্ট্ৰশস্ত্ৰৰ প্ৰশিক্ষণ দি পুনৰ নিযুক্তি দিবৰ কাৰণে ব্যৱস্থা কৰক। গতিকে চৰকাৰে যাতে এই লোক সকলক বিদায় নিদি তেওঁ লোকক পুনৰ সংস্থান দিয়ে পুনৰ অনবৰোধ কৰিলো। নহলে তেওঁ লোক চোৰ দৰু ইত্যাদি পৰিণত হব। মই কৈয়েই দিছো ভাল ভাল ধনীৰ ঘৰত প্ৰবেশ কৰিব। ধৰ্মী মৰনি সকলে এটা কথা কৈছিল তে জয়ন্তি জলাতি অস্মিন পূণ্য চন্দন পদপং। শ্বেদ নিৰ্ঘৰ্য দাহেপি যে পৰাৰ্থে'সৱ নিবৰ্থাঃ। গচ্ছ কৈছে যে তেওঁক কাটিলেও তেওঁৰ জীৱন ধন্য, তেওঁক কাটিলেও আমনি নিদিয়। কিন্তু এই মনৰ বিলাক গছ নহয়। এই সকলে চাকৰি নহলে কিবা এটা কৰি খাব লাগিব। মই বৰবৰুৱাৰ ঘৰতে সোমাবলৈ কৈছো। গতিকে তেওঁ লোকক পুনৰ নিয়োগ নকৰিলে দেশৰ অৱস্থা বেয়ালৈ যাব আৰু আমি বেয়া অৱস্থাৰ সন্মুখীন হব লাগিব।

**Shri KESHAB CHANDRA GOGOI, (Minster):** Mr. Speaker, Sir for the information of the Hon'ble Members of the House I state that the Government of India in the Ministry of Defence decided to disband as many as 7 NCC Units in the State as a part of re-organisation plan following recommendation of the Mahajani Committee. As a result of this reorganisation plan as many as 116 Civilian staff not 118, which includes Lower Division Assistants, Laskars, Drivers, Grade IV employees and Sweepers attached to these disbanded units are rendered surplus. The matter was taken up with Government of India. But the Government of India turned down our request. The matter is again taken up with Government of India for putting off the reorganisation plan. Pending final decision in the matter it is, however, decided to accommodate the surplus staff against the additional vacancies that are admissible against the existing and Additional Units. If there is any surplus even after the adjustment they will be allowed to continue till final decision is taken by Government of India. Efforts have also been made to absorb them in other Government Departments and public sector undertakings. Hence there will be no reattachment with effect from 1st April 1978 as apprehended by the Hon'ble Members.

**শ্ৰীঅজয় দত্ত :** অধ্যক্ষ মহোদয়, মই এটা কথাৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো অন্যন্য ৰাজ্য বিলাকত এন চি চি প্ৰশিক্ষণপোৱাৰ পাচত তেওঁ লোকক স্হায়ীকৰণ কৰা হৈছে কিন্তু আমাৰ ৰাজ্যত সাত বছৰ পৰ্য্যন্তকাম কৰা লোককো স্হায়ীকৰণ কৰা হোৱা নাই। এই বিষয়ে মন্ত্ৰী মহোদয়ে বিবেচনা কৰি চাব নে?

**শ্ৰীকেশৱ চন্দ্ৰ গগৈ (মন্ত্ৰী) :**—কৰা হব।



Mr. Speaker : Now, Item No. 3—Shri KHAGEN BORBARUAH to raise a matter under Rule 301.

Shri KHAGEN BORBARUAH : Mr. Speaker, Sir, under Rules 301 of the Rules of Procedure and Conduct of Business in Assam Legislative Assembly I beg to raise the following matter of urgent public importance, i.e. Retrenchment, recruitment and non-payment of pay of L.P. and M.V. School teachers of Sibsagar Sub-division since 1975.

১৯৭৫ চনৰ ৪ চেপ্তেম্বৰত ৪০৬ জন লৰাক এম, ডি, এলপি-স্কুলত শিক্ষক হিচাবে নিয়োগ কৰা হ'ল। সেই সকলৰে পৰৱৰ্তী ১-১-৭৬ তাৰিখে একৈশ জনক বাদ দিলে বাকী থাকিল ৩৮৫ জন। এই কেইজনৰ ভিতৰত ১০২ জনক কামত নিয়োগ কৰিলে। আৰু তাৰ ভিতৰতে বাকী বল ২৮৩ জন মান। তেওঁলোকৰ দৰ্মহা আজি পর্যন্ত চৰকাৰে দিয়া নাই। তেওঁলোকৰ এতিয়া চাকৰীও নাই আৰু আগৰ দৰমহাত নাই। যদি চাকৰী বা দৰ্মহা নায়েই তেওঁলোকক কিয় নিয়োগ কৰা হৈছিল? এবাৰ নিয়োগ কৰা হৈছিল যেতিয়া তেওঁলোকক নিশ্চয় দৰ্কাৰ আছিল আৰু এতিয়া স্কুলৰ সংখ্যাও বাঢ়িছে আৰু শিক্ষকৰো প্ৰয়োজন। গতিকে শিৱসাগৰৰ এই কথাটো বিশেষভাবে তদন্ত হোৱা উচিত। শিৱসাগৰৰ ডি আই অফিচটো সাংঘাটিক। আমাৰ মন্ত্ৰী মহোদয়ে অৱশ্যে কৈছে যে তেখেতে তিনিটা কথা ক'ব লাগিব—ভগবান, তেখেতৰ গৃহস্থ আৰু ডি পি আই এইটো খবৰ ক'ব লাগিব। ডি পি আইক শিক্ষা মন্ত্ৰী হৈ ভয় কৰাটো সব্দ সব্দ কথা নহয়। হয় মন্ত্ৰীত্ব এৰি দিয়ক নহলে ডি পি আই গঢ়ি যাওক। গতিকে ডি পি আইৰ তলত ডি আইইও সাংঘাটিক। আমাৰ মাননীয় সদস্য এগৰাকীয়ে শিৱসাগৰৰ আমগছৰ তলৰ ডি পি আই অফিচৰ কথা কৈছে সেই অফিচৰ চাকৰীবোৰ কাছাৰীত ডাক হ'বলৈহে বাকী আছে—যেনে (৩০০১-৩০০২ বৰ্গ) তিনি হাজাৰ এক, তিনি হাজাৰ দুই। এই কথাবিলাক তদন্ত চলাব লাগে। এবাৰ যেনেকৈ এম এল এ হ'লে আৰু এম এল এ হোৱাৰ চেষ্টা ঠিক তেনেকৈ এবাৰ মাৰ্চৰ হ'লে তেওঁলোকে মাৰ্চৰ বাদ দি বেলেগক যাব নোখোজে। তেওঁলোকে এতিয়াও মাৰ্চৰৰ আশাৰে আছে। গতিকে আমাৰ এতিয়া নতুন চৰকাৰ হৈছে এই কথাবিলাক পৰীক্ষা কৰি চাব লাগে। নহলে এওঁলোক ডকাইট হ'ব আৰু আইনৰ বাহিৰৰ কথা হ'লেও আমি তাকেই কৰিবলৈ ক'ব লাগিব। গতিকে এওঁলোকৰ নিৰ্দ্ধাৰিত কিবা ব্যৱস্থা কৰিব লাগে।

\* শ্ৰীলক্ষ্মধৰ চৌধুৰী (শিক্ষা মন্ত্ৰী) :—অধ্যক্ষ মহোদয়, মই মাননীয় সদস্য শ্ৰীবৰবৰুৱা ডাঙৰীয়াৰ এই বিষয়টোৰ সদনৰ দৃষ্টি আকৰ্ষণ কৰাত পোনতে ধন্যবাদ জনাইছো। আমাৰ এই ১৫ দিনীয়া মন্ত্ৰীত্বৰ কালত সাগৰ সদৃশ শিক্ষক সকলৰ ক্ষেত্ৰত জানিবলৈ প্ৰাথমিকভাৱে চেষ্টা কৰা স্বত্বেও কিছু ঠাইত ঘাট পৰি গৈছে। এই ঘটনাখিনি হৈছে ১৯৭৫ চনৰ পৰা ১০-২-৭৬ৰ লৈ। এই কথাখিনি সচা। তাত কিছুমান শিক্ষক নিয়োগ কৰা হৈছিল ৰিজিয়েনেল বোৰ্ডৰ দিনত। ৰিজিয়েনেল বোৰ্ডৰ চেয়াৰমেনে নিৰ্দ্দেশ দিছিল ডি আই লৈ এই বৰ্গৰ vacancies may be filled up temporarily on the basis of recruitment আৰু ২ নং vacancies may be temporarily filled up on the basis of recruitment.

এইদৰে ৰিজিয়েনেল বোৰ্ডৰ চেয়াৰমেনে নিৰ্দ্দেশ দিলে ডি আইক। ডি আইৰ হাতত ১২০টা চেংচন পোষ্ট আছিল। তাৰ পিচত তেওঁ যিমান ল'ৰা যায় দি দি ৪৩২ জনক দি দিলে। গতিকে ১২০ টা চেংচন পোষ্টত ৪৩২ জনক নিৰ্দ্ধাৰিত দিছে। তাৰ পিচত দৰ্মহাৰ সমস্যা আছিল, দৰ্মহা দিব নোৱাৰে। তাৰ পিচত ডি আই কিছুমানক এৰাই দিলে। তাৰ পিচত ১২০ জন আৰু ২১ জনক ৰাখি বাকীখিনি চ'তাই কৰি দিলে। গতিকে এই বিষয়ে বিতং অনুসন্ধান কৰিব লাগিব।

শ্ৰীবানেশ্বৰ শইকীয়া :—আগৰ শিক্ষা মন্ত্ৰীৰ সমষ্টিৰ কিমান সোমালে জনাবনে?



শ্রীলক্ষ্যধৰ চৌধুৰী (শিক্ষা মন্ত্ৰী) :—নোটিশ দিলে পাছত জনাব পাৰিম ।

এনেকৈ নিয়োগ, বিতৰণ আৰু পূৰণ নিয়োগ হৈ আছে । মই আমাৰ বৰবৰুৱা ডাঙৰীয়াৰ ধন্যবাদ দিছো যে এইটো উলিয়াবলৈ যাঁওতে বিভিন্ন অঞ্চলত এনে হোৱাৰ উমান আমি পাইছোঁ । এতেকে আপোনালোকে নিৰ্দেশ দিয়ামতে অ'গলৈ আৰু তদন্ত কৰাৰ কি সমিচীন ব্যৱস্থা কৰিব পৰা চাম ।

শ্রীখগেন বৰবৰুৱা :—অধ্যক্ষ মহোদয়, ইতিমধ্যে বৰ্ডে টকা লোৱা কথাটো শুনিলো । মই মাননীয় মুখ্য মন্ত্ৰীক কৈছো যে ওৱাৰলেচৰ যোগিদি হলেও নিয়োগ বন্ধ কৰিব লাগে । নহলে দৰ দ'মৰ ওপৰত নিয়োগ কৰাৰ ব্যৱস্থা কৰিব । সেই কাৰণে এই ক্ষেত্ৰত পলম নকৰিবলৈ মই অনুরোধ কৰিছো ।

শ্রীলক্ষ্যধৰ চৌধুৰী (শিক্ষা মন্ত্ৰী) :—আপুনি শিৱসাগৰৰ কথা কৈছে নে কি ?

শ্রীখগেন বৰবৰুৱা :— হয় ।

লক্ষ্যধৰ চৌধুৰী—(শিক্ষা মন্ত্ৰী) :—এইটো চোৱা হব ।

শ্রীফনি মেধি :—অধ্যক্ষ মহোদয়, মই দুটা কথা স্পষ্টকৰণ বিছাৰিছো । (১) এম, ডি স্কুলৰ চাকিদাৰ সকলৰ ক্ষেত্ৰত কি ব্যৱস্থা লোৱা হ'ল ? স্কুলবোৰ চৰকাৰীকৰণ হোৱাৰ পিচতো তেওঁলোকে আশী টকা দৰমহাতে কাম কৰি থাকিব লগীয়া হৈছে । আৰু মেৰ (২) প্ৰশ্ন হ'ল চৰকাৰীকৰণ কৰাৰ পিচতো, এম,ই স্কুলবোৰত অতিৰিক্ত (এডিচনেল) পদত যিসকল শিক্ষকে কাম কৰি আছিল অ'গতে মেনেজিং কমিটিয়ে তেওঁলোকক দৰমহা দি আছিল । কিন্তু চৰকাৰীকৰণৰ পিছত কমিটিয়ে টকা দিয়া বন্ধ কৰাৰো তেওঁলোকে এতিয়া বিনা পইছাই কাম কৰি আছে সেই সকলৰ এতিয়া কি ব্যৱস্থা কৰা হ'ব ?

শ্রীলক্ষ্যধৰ চৌধুৰী (শিক্ষা মন্ত্ৰী) :—অধ্যক্ষ মহোদয়, তেখেতে দুটা প্ৰশ্ন উত্থৰ কৰণে বাখিছে, এম, ডি স্কুলৰ চাকিদাৰৰ কথা মই এতিয়া কব নোৱাৰিম, পিচত বিচাৰিলে কব পৰা হ'ব । দহই নম্বৰ প্ৰশ্নৰ উত্তৰত কও যে সেই শিক্ষক সকলক বেগলৰীজ কৰিবলৈ কৰা হৈছে ।

শ্রীখগেন বৰবৰুৱা :—বাৰ্তাৰ কাকতত উলিয়াইছে যে তেখেতে ঈশ্বৰ, যৈনীয়ক আৰু ডি, পি, আইলৈ ভয় কৰে এইটি কথা সচা নে ?

শ্রীলক্ষ্যধৰ চৌধুৰী (শিক্ষা মন্ত্ৰী) :—অধ্যক্ষ মহোদয়, আমি বাৰ্তাৰ কাকত নপঢ়াই ভাল, কাৰণ কাৰ নাম কি লিখে সেই বিষয়ে আমি নিশ্চিত নহওঁ । কালি বাৰ্তাৰ কাকতখন মই পৰিবাৰৰ লগত পঢ়িলো । আগৰ দুটাক ভয় কৰাতটো আপোনালোকৰ আপত্তি নাই ? তৃতীয় টোত মই কৈছিলো যে ডি, পি, আই অফিছ সমূহ সোমালৈ মোৰ ভয় লাগে, কাৰণ যিটো ফাইলেই মই চাওঁ তাতেই পাপৰ কথা আছে । মই তেনেকৈ কওঁতে তাত বাৰ্তাৰ কাকতৰ কোনো ৰিপ্ৰেজেন্টিটিভ নাছিল যিগৰাকী মাননীয় সদস্যই শুনি কৈছে তেখেত মিটিঙত নাছিল । মই এশবাৰ কও যে ফাইলবোৰ গোটেইখিনি নপঢ়িলে মোৰ ভয় লাগে । চেক্ৰেটৰী নাইবা বিভাগীয় বিষয়াসকলৰ নোটৰ ওপৰত ভৰসা কৰি কাম কৰিবলৈ ভয় কাৰা । এই ভয় লগা কথাটোত যদি আপোনালোকে বেয়া পাই তেতিয়াহলে মই মন্ত্ৰীৰ গাৰ্দি এৰি দিবলৈ বাজি আছোঁ । মই এই ভয়টো ভাঙিবলৈ বিচাৰোঁ ।



\* শ্রীগোলাপ বৰবৰা (মুখ্য মন্ত্রী) :—অধ্যক্ষ মহোদয়, মই প্ৰস্তাব কৰোঁ যে “এই সদনে স্বাভাৱিক সংবিধানৰ ৩৬৮ অনুচ্ছেদৰ (২) উপদফাৰ বিশেষ নিৰ্বাধনৰ অন্তৰ্গত সংসদৰ দ্বাৰা যেনেদৰে ১৯৭৭ চনৰ সংবিধান (চৌবাৰ্লিংশতম সংশোধনী) বিধেয়কখনত প্ৰস্তাব কৰা সংশোধনী সমূহ আৰু যিখনৰ চমু নাম ১৯৭৭ চনৰ সংবিধান (তিৰাব্লিংশতম সংশোধনী) আইন’ বুলি গণিবৰ্ত্তন কৰা হৈছে, অনুমোদন কৰে।”

শ্রীৰমেশ চন্দ্ৰ চহৰীয়া :—অধ্যক্ষ মহোদয়, আমাৰ মাননীয় মুখ্য মন্ত্রী ডাঙৰীয়াই সদনত তালি ধৰা ১৯৭৭ চনৰ সংবিধান সংশোধনী আইনখন মই সমৰ্থন কৰি দৰ-  
আধাৰ কৰ খুজিছো।

এই সংবিধান সংশোধনী এই বাবেই নহয়, ইয়াৰ আগতেও এনেকুৱা সংশোধনী আৰম্ভ কৰিছো। কিন্তু এইবাৰ এই আইনখনৰ বিশেষত্ব হল এই আইনখন লোকসভা আৰু ৰাজ্য সভা উভয়তে বিৰোধী দল আৰু চৰকাৰী দল উভয়ে আলোচনা কৰি গ্ৰহণ কৰিছে আৰু আজি আমাৰ অনুমোদনৰ বাবে ইয়ালৈ আহিছে। আগৰ যিবিলাক সংশোধনী আইন আমাৰ সন্মুখলৈ আহিছিল সেইবিলাক বিৰোধী পক্ষই যথেষ্ট আপত্তি কৰিছিল আৰু আপত্তি হোৱা স্বত্বেও সংখ্যা গৰিষ্ঠতাৰে পাছ হৈ যোৱা আৰম্ভ পাইছোঁ।

অধ্যক্ষ মহোদয়, আমাৰ গণতান্ত্ৰিক সমাজ ব্যৱস্থাৰ তিনিটা অঙ্গ অতি আৱশ্যকীয় সেইকেইটা হৈছে আইন সভা, কাৰ্য্যপালিকা আৰু ন্যায়পালিকা। সংবিধান সংশোধন নোহোৱাৰ আগতে আইন সভা পাৰ্লিয়ামেণ্ট বা লেজিচলেচাৰৰ ক্ষমতা বেছিহে লোৱা হৈছিল বুলি এটা মনোভাৱৰ সৃষ্টি হৈছিল। কিন্তু সেই ধৰণৰ কথা যাতে আৰু নাথাকে তাৰ বাবে লেজিচলেটিভ, একজিকিউটিভ আৰু জুডিচিয়াৰীৰ ক্ষমতাৰ মাজত ব্যৱধান থকাৰ বাবে আজি এই বিধান সংশোধনী কৰিব বিচৰা হৈছে। চূড়ান্ত কৰ্ট আৰু হাইকৰ্টক আগৰ হেৰোৱা আসন দিয়া হৈছে আৰু বিশেষকৈ কোন আইন সমা-  
লোচনা কৰা বিচাৰ কৰা সময়ত নিৰ্দিষ্ট সংখ্যা নিৰ্ধাৰণ কৰি দিছিল সেই কথাটো এতিয়া উঠাই লবলৈ বিচৰা হৈছে। এই সম্পৰ্কত এইটো উল্লেখযোগ্য কথা আমাৰ সংশোধনী হৈ যোৱাৰ পিচত চূড়ান্ত কৰ্টে এই বিষয়ে পাৰ্লিয়ামেণ্টৰ মনোযোগ আনিব লগা হল। আমি জানো যে এই বিষয়ত পাৰ্লিয়ামেণ্ট সংশোধনী কৰাত বেছি উৎসাহী হৈছিল সেইটো ইয়াত পৰিলক্ষিত হৈছে। দল বা

যোতিয়া এই সম্পৰ্কত গণতান্ত্ৰিক সমাজ ব্যৱস্থা বা গণতান্ত্ৰিক সমাজবাদ আমাৰ ভাৰতবৰ্ষই মানি লৈছে জনতা দলেই হওক বা আগতে অধিষ্ঠিত কংগ্ৰেছ দলেই হওক সকলোৱে একমুখে ভাৰতবৰ্ষৰ সমাজবাদী ব্যৱস্থা মানি লৈছে। আমাৰ সমাজবাদ ব্যৱস্থাৰ লগত মৌলিক স্বত্ব যিবিলাক সংবিধানে দিছে সেই বিলাকৰ ভিতৰত সম্পত্তিৰ অধিকাৰ খাপনোখোৱা ব্যৱস্থা। এই সম্পত্তিৰ অধিকাৰ থকাৰ বাবে প্ৰথম সংশোধনী মাটিৰ আনিবলগীয়া হৈছিল। জমিদাৰী প্ৰথা উচ্ছেদৰ সময়ত চূড়ান্তমকোট আৰু হাইকোট বিলাকে হস্তক্ষেপ কৰাৰ ফলত প্ৰথম সংশোধনী স্বৰ্গীয় জৱহৰলাল নেহৰুৱে আনিবলগীয়া হৈছিল। তাৰ পিচত চতুৰ্থ সংশোধনী আনিবলগীয়া হল। বেংক ৰাষ্ট্ৰীয়কৰণ, প্ৰতি পাচ এই সময়তো সম্পত্তি অধিকাৰে বাধা দিছিল। যদি চৰকাৰে সমাজবাদী আদৰ্শত দেশ গঢ়িব বিচাৰে তেন্তে ইয়াহলে এইবিলাক



খাপ নোখোৱা কথা নোহোৱা কৰিব লাগিব। গতিকে চৰকাৰী পক্ষ আব্দ বিবোধী পক্ষই লগ লাগি আলোচনা কৰি এনে এটা ব্যৱস্থা কৰিব লাগিব যাৰ দ্বাৰা দেশৰ সংবিধান ইন্ট্ৰুমেন্ট ক'ৰ চাচিয়েই কোনোমিক চেঞ্জ হয়। যদি ডাইনামিক ইন্ট্ৰুমেন্ট ক'ৰ চাচিয়েইকোনে যিনেকি চেঞ্জ হয় তেতিয়া হলে জেটিক বস্তৱ যিবিলাক সামন্তযুগৰ পৰা চলি আহিছে এই বিলাকৰ দ্বাৰা সমাজ ব্যৱস্থা পৰিবৰ্তন কৰা টান হ'ব। সেই কাৰণেই মই এই সন্দৰ্ভত মাননীয় সদস্য সকলক আগোনাৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো যাতে Right to work ৰ প্ৰতি কাৰণে ভালকৈ চিন্তা কৰে। Right to work সম্পৰ্কত ভাৰতবৰ্ষ সংবিধানত এতিয়াও সংবিধানত সন্নিবিষ্ট হোৱা নাই। এইটো সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত আমাৰ যিটো নিবন্ধৰা সমস্যা তাৰ সমাধান কৰিবলৈ সদৃশোগ পোৱা যাব। Right to work অধিকাৰ আমাৰ সকলোৰে মাজত গুনাগথা কৰা হৈছে। সেই কাৰণে মই বিশেষকৈ আমাৰ পাৰ্লামেণ্টৰ দ্বয়ো সদনে বিশেষকৈ জনতা পাৰ্টিৰ নেতৃগৰ্হি জনতা পাৰ্টিৰ নিবৰ্চাচনী ইস্তাহাবত যিবিলাক কোৱা হৈছিল তাৰ ভিতৰতে এটা হৈছে ২/১ বছৰৰ পৰা বয়স ১৮ বছৰলৈ ভোটৰ বয়স কমাই দিব সেইটো কাৰ্যকৰী কৰা হোৱা নাই। এইদৰে বহুতো কথা সংশোধন কৰা হোৱা নাই। যিবিলাক ভাল কথা সংশোধনৰ জৰিয়তে সন্নিবিষ্ট কৰা হৈছে সেই বিলাক উভয় দলৰে লগলৈ সন্নিবিষ্ট কৰিব লাগে। সেই কাৰণে এইবিলাক যাতে এবাই যোৱা ব্যৱস্থা নহয় নিবৰ্চাচনী ইস্তাহাবত যিবিলাক প্ৰতিপ্ৰদতি দিছিলে সেই বিলাহ পালন কৰিবলৈ আহবান জনাই এই সংশোধনীটো সমৰ্থন কৰি মোৰ বক্তব্যৰ সামৰণী মাৰিলো।

Shri ALTAF HOSSAIN MAZUMDER—Mr. Speaker, Sir, I take my stand to support the motion for ratification that has been moved by the Hon'ble Chief Minister. Now sir, this 44th Constitution Amendment Bill is the outcome of the pledge given by the Janata Party before the nation prior to the Parliamentary poll. It has demonstrated that the commitment of the Janata Party has been fulfilled and it will be able to fulfil the promises made to the nation and this is one of the Act which has universal acceptance. This has been reflected not only in the level of Parliamentary debate but in the debates raised in the country both in the Press as well as in public meetings. 42nd Amendment of the Constitution was made during the emergency. There were certain vital changes made in the Constitution. In some cases even the basic features of the fundamental rights were abrogated. This was the opinion of the leading and eminent jurists of the country and the feeling of the whole nation. During the emergency there was no debate on this legislation in the country or there was no free press which could express any opinion there was no free comment and there was not discussion even in Parliament itself. As I have said Sir, before the last Parliamentary poll the issue was debated throughout the country and people gave their definite opinion through the ballot papers and the Janata Party has honoured and surely will have to honour the further commitment given to the people. As a result of this, 42nd Amendment shall have to go, though it has not gone, lock stock and barrel. Sir, it has been stated in Parliament by the Law Minister that for immediate convenience it has been introduced, but future action will be there to fulfil the desire of the people that was expressed during the Parliamentary election.



Sir, the 44th amendment bill and the consequent 43rd Amendment Act as proposed by both Houses of Parliament irrespective of party affiliation, members given support to it as has been stated by my friend Shri Saharia. The steps taken by the Janata Government for rescinding the distortions, imbalance and mischiefs which were brought about in the Constitution by the 42nd Amendment is undoubtedly leading the way for fulfilment of the commitment and pledge made to the people for balancing the Constitution among the 3 organs of the Government viz: Judiciary, Executive and Legislature. The judiciary will have now the scope to protect the fundamental rights of the people. 42nd amendment denuded the people of the country the basic human rights and it tended to subvert the very structure of the Constitution which guaranteed fundamental rights. Sovereignty of the people was confronted in the name and guise of supremacy of Parliament. It curtailed the liberty and freedom of the people in every sphere of life and judiciary was encroached upon. The Constitution 42nd Amendment Act, 1976, both directly and indirectly curtailed the jurisdiction of the Supreme Court and the High Courts to review the validity of laws. As for instance, Article 31 D conferred special Power on Parliament. These powers of Parliament regarding antinational activities and association are not only of sweeping nature and capable of abuse. This has been omitted by 43rd Constitution Amendment Act 1977.

Article 32 A barred the Supreme Court from going into the Constitutional validity of any State law in proceedings for enforcement of fundamental rights unless Constitutional validity of Central law was in issue.

Article 131 deprived the High Courts to decide the Constitutional validity of a Central Law.

Article 144A provided that the minimum number of judges of the Supreme Court who shall sit for the purpose of determining the constitutional validity of any Central law or State law shall be seven and a special majority of 2/3 shall invalidate all such laws. Art. 226A barred High Court from deciding the validity of the Central law and Art. 228 A required that there should be a Bench of at least 5 judges for determining the Constitutional validity of any State law and prescribed for the special majority of judges in invalidating such laws and therefore it was considered that Art. 32 A 131 A and 223A were bound to cause hardship to the people of this vast Indian sub-continent. Further the article 31 (a) would lead to the multiplicity of the proceedings and therefore the cases of validity of the State laws could be disposed of by the Supreme Court itself, but should be first heard in the High Court. As regards the minimum number of judges in the cases of constitutional validity of law, the Supreme Court has had to go even into small minor unsubstantial questions with its large number of judges, Honourable member Shri Saharia has pointed out that even the Supreme Court felt that it needs change is not as pointed out (AIR 1977 Sc 1686) in Mrs. Jailal Vs- the State of Orissa.



Now, Sir, I am sure that these enactments will remove the restrictions placed on the fundamental rights and liberties, freedom of the people of this Country and therefore the whole country has acclaimed it and we to-day in supporting this ratification feel proud to lend our voice that this Act was formed for the benefit of the country and for the benefit of the people, and by this wishes of the people were honoured by the Janata Party and the Janata Government, I hope still further in future. Thank you Sir.

শ্রীপ্রেমধৰ বৰা :—মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৪৪ তম সংবিধান সংশোধনী মাননীয় মন্ত্ৰী মহোদয়ে সদনত অনুমোদনৰ কাৰণে দাঙি ধৰিছে। মই তাক সবৰ্বাস্তৱৰূপে সমৰ্থন কৰিছো আৰু অভিনন্দন জনাইছো আৰু লগতে মন্ত্ৰী মহোদয়ক এটা কথা নিবেদন কৰিব বিচাৰিছো যে, জৰুৰীকালীন অৱস্থাৰ সদয়োগলৈ আমাৰ বিমান বিলাক সংবিধান সংশোধন হৈছিল এই সংবিধান সংশোধনীৰ গোটেইবিলাক এতিয়া পুনৰ সংশোধন কৰা হোৱা নাই। জনতা পাৰ্টিৰ নিৰ্বাচনী ইস্তাহাবত কথাত ৪২ তম সংশোধনীৰ সকলোবিলাক দফা তেওঁলোকে চৰকাৰৰ গাদীত অধিষ্ঠিত হলে সংশোধন কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু দৰ্খৰ বিষয় কিছৰ অংশ এতিয়াও বাদ পৰি আছে। অৱশ্যে এতিয়ালৈকে যিবিলাক কৰিছে তাৰ কাৰণে ধন্যবাদ দিছো। কিন্তু বিধান সভা আৰু লোকসভাৰ ম্যাদ পাঁচ বছৰৰ পৰা ছয়বছৰ হৈছিল যিটো আমি অনৈতিক ভাবে ভোগ কৰিছোঁ সেইটোৰ সংশোধনী হোৱা নাই গতিকে আপোনাৰ জড়িয়তে মন্ত্ৰী মহোদয় চৰকাৰ হৈ জনতা পাৰ্টি কেন্দ্ৰীয় নেতৃগণক জনাবলৈ অনুৰোধ কৰিছো যাত এই কথাত সংশোধন বিলাক আঁচৰে সংশোধন কৰে আৰু পিচমিল এমেন্ডমেণ্ট হৈ নাথাকে। এই সংশোধনীয়ে গণতন্ত্ৰৰ পূৰ্ণ বাতাবৰণ সৃষ্টি কৰাত সহায় কৰিব। এতিয়া আমি সন্ধানী হৈছোঁ যে সকলো পাৰ্টিয়ে সৰ্বসন্মত থাকে দেশৰ স্বাৰ্থৰ খাতিৰত এই সংবিধান সংশোধন কৰাত একমত হৈছে, সেইটোকে দেশৰ গণতান্ত্ৰিক পদ্ধতি আৰু গণতান্ত্ৰিক পূৰ্ণাংগতা লাভ কৰিব। দেশত সদৃশ পৰিবেশ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ হোৱাত এই সংশোধনী বিলম্বিত পদক্ষেপ হব। সকলো দলে একমত হৈ সিদ্ধান্ত কৰাটো সদৃশ বিষয়। ইয়াৰোপৰি ৪৩ নং সংশোধনত যিখিনি ভোগ কৰি থকা হৈছে সেইবিলাক পুনৰ বিল হিচাবে ৰাজ্য সভা আৰু লোক সভাত অনুমোদনৰ কাৰণে দিব লাগে। তাৰ পিচতহে আমাৰ ইয়ালৈ আছে। সেইকাৰণে মই এই সংশোধনীটো সমৰ্থন কৰিছো।

\* শ্রীঅজয় দত্ত : মাননীয় অধ্যক্ষ মহোদয়, এই পৰিত্ৰ সদনত যি ৪৪ তম সংশোধনী বিল সংশোধনৰ কাৰণে আনিছে তাক মই সমৰ্থন কৰিছোঁ।

যোৱা ২০ মাহত স্বৈৰতন্ত্ৰৰ আমোলত ভাৰতবৰ্ষৰ মানুহৰ যি মৌলিক অধিকাৰ সেই অধিকাৰ খৰচ কৰি শাসক গোষ্ঠীয়ে যি সাহক দেখুৱালে তাক আজি পৰিবৰ্তন কৰিবলৈ পাই সন্ধানী হৈছো। আজি ৩১ (ডি) ধাৰা অনুসৰি ভাৰতবৰ্ষৰ যিকোনো ব্যক্তি বা হাইকৰ্ট, চৰ্চাপ্ৰম কৰ্ট আনকি ৰাষ্ট্ৰপতিকো এনটি নেচনেল এণ্টিভিটিত পেলাবলৈ ক্ষমতা পাইছিল। আমাৰ প্ৰাক্তন মন্ত্ৰী মহোদয় শ্ৰীসিংহ ডাঙৰীয়াই সিদিনা কৰ্ণাটকৰ ৰাজ্য-পালৰ কথা কৈছিল। কিন্তু অকল কৰ্ণাটকেই নহয় ভাৰতৰ ৰাষ্ট্ৰপতিকো এই ধাৰা মতে এণ্টি নেচনেল এণ্টিভিটিত জড়িত বৰ্ত্ত কৰ পাৰে। গতিকে মই এই বিলৰ সংশোধনৰ কাৰণে মোৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো।

\* Speech not corrected



শ্রীধরেন বববদ্বরা :—অধ্যক্ষ মহোদয়, গণতন্ত্রবাদী সমাজ বা ইমপেরিয়েলিস্ট সমাজ এইবিলাকে আইন জব্দবীকালীন হওক, মিচা হওক, এইবিলাক আইন প্রয়োগ কবে। কেতিয়া প্রয়োগ কর্বে যেতিয়ালৈকে তেখেতসকল স্বার্থ ঠিকেই থাকে আৰু যেতিয়াই স্বার্থত আঘাত পবে বা হেচাঁ পবে বা সেই চৰকাৰ প্ৰতিনিধিত্ব কৰা দলক ওফৰাব খোজে তেতিয়া এইবিলাক আহে। গতিকে ভাবতবত ভবিষ্যতেও যে এনেকুৱা আইন নাহিব তাক আগতে কোৱা টান। কিন্তু বৰ্তমান যি সংশোধনী আহিছে এই অৱস্থাত যিটো চৰকাৰ দিল্লী বা অসমত আছে তেওঁলোকৰ ওপৰত সেইখিনি হেচাঁ পৰা নাই। গতিকে তেওঁলোকে আনিছে এই অৱস্থাত এই সংশোধনীটো সমৰ্থন কৰাৰ বাহিৰে অন্য উপায় নাই।

শ্রীবিপ্লৱ মিশ্ৰ :—মাননীয় অধ্যক্ষ মহোদয়, আজি যে ৪৪ তম সংশোধনী বিল আমাদেৱৰ মতামতৰ জন্য বিধানসভায় উপস্থিত কৰা হয়েছে, আমি তা সমৰ্থন কৰি এবং সঙ্গে সঙ্গে আপনাৰ মারফত কয়েকটা বিষয়ের উপর আমাদেৱৰ মন্ত্ৰীসভা এবং এই সদনের দৃষ্টি আকৰ্ষণ কৰিছ।

মহোদয়, জৱদৰী অৱস্থাহাৰ আগে ভাৰতবৰ্ষে যেসব গণতান্ত্ৰিক আন্দোলন হয়েছিল, সেগনালিকে হত্যা কৰাৰ জন্য এই ৪২ তম সংবিধান সংশোধন কৰেছিল এই কংগ্ৰেস সৰকাৰ। সেই সময় সমস্ত ভাৰতবৰ্ষৰ প্ৰতিটি গণতান্ত্ৰিক এবং ন্যায়বান মানৱ তাৰ প্ৰতিবাদ জানিয়েছে। অধ্যক্ষ মহোদয়, বিগত ১৯৭৭ ইংৰাজী মাৰ্চ মাসে লোক সভাৰ নিৰ্বাচন হয়েছিল, সে নিৰ্বাচনে ভাৰতৰ জনসাধাৰণ জৱদৰী অৱস্থাহাৰ কলংকিত অধ্যক্ষকে মৰ্ছে ফেলাৰ জন্য কংগ্ৰেসকে পৰিত্যাগ কৰেছে। অত্যন্ত দুঃখৰ বিষয় যে, সেই মাৰ্চ মাসেৰ নিৰ্বাচনেৰ পৰ আজ এক বৎসৰ অতিবাহিত হলে গিয়েছে, কিন্তু আজি পৰ্যন্ত সেই কলংকময় ৪২ তম সংবিধান সংশোধনকে জনসাধাৰণেৰ স্বার্থে, জনসাধাৰণেৰ মতামত অনুযায়ী নতুন ভাবে সংশোধন কৰাৰ যে পবিত্ৰ দায়িত্ব জনতা সৰকাৰ গ্ৰহণ কৰেছিল, তা পালন কৰিনি। মহোদয়, সেই স্বৈৰাচাৰী শাসকগোষ্ঠী গণতান্ত্ৰিক সংবিধান-সংশোধনেৰ নামে দেশেৰ সৰ্বস্ত্ৰেৰ জনসাধাৰণেৰ যে গণতান্ত্ৰিক অধিকাৰকে পদদলিত কৰেছিল সেই ৪২ তম সংশোধনেৰ সামান্য একটা অংশকে আজি আমাৰ জনসাধাৰণেৰ কাছে ফিৰিয়ে দিতে যাচ্ছ।

মহোদয়, ৪২ তম সংবিধান সংশোধন হয়েছিল গণতান্ত্ৰকে হত্যা কৰাৰ জন্য, বিচাৰ বিভাগেৰ পবিত্ৰতাকে ক্ষুণ্ণ কৰাৰ জন্য ও বিচাৰ বিভাগকে পঙ্গু কৰাৰ জন্য। তাই বিৰোধী দলকে তদানীন্তন শাসক গোষ্ঠী এণ্টি ন্যাশনেল বলে ঘোষণা কৰে তাৰেৰ সমস্ত গণতান্ত্ৰিক অধিকাৰ কেড়ে নিয়ে যেতে চেয়েছিল, আৰ সৃষ্টি কৰেছিল এক কলংকময় ইতিহাস। এই সংশোধনেৰ দ্বিতীয় সংশোধনীতে আজ আমাৰ দেশে আংশিক ভাবে গণতান্ত্ৰিক অধিকাৰ পুনঃ প্ৰবৰ্তন কৰতে যাচ্ছ।

মহোদয়, আংশিকভাবে গণতন্ত্র পুনঃ প্ৰতিষ্ঠাৰ ব্যাপাৰে জনতা সৰকাৰেৰ বক্তব্য হলো, আজিও ৰাজ্যসভায় কংগ্ৰেসী বিৰোধী দল সংখ্যাগৰিষ্ঠ। তাই, এই ৪২ তম সংশোধনকে সম্পূৰ্ণভাবে সংশোধন কৰাৰ তাৰেৰ সমৰ্থন পাওয়া যাবে না। কিন্তু আমাৰ এই যুক্তি মেনে নিতে পাৰিছ না, কাৰণ জনতা সৰকাৰেৰ এই কংগ্ৰেসীদেৰ এই মৰ্খৰ দিকে সমৰ্থনেৰ আশায় না তাকিয়ে এই সংশোধনেৰ প্ৰস্তাব কে পূৰ্ণাঙ্গ আকাৰে নিয়ে আসা উচিত ছিল। তাকে প্ৰত্যাখ্যান কৰলে ভাৰতৰ জনসাধাৰণ কংগ্ৰেসকে ৰাজনৈতিক ৰঙ্গমণ্ড থেকে নিশ্চিহ্ন কৰে দেবে। আমাদেৰ এই মৌলিক অধিকাৰেৰ প্ৰশ্নে কংগ্ৰেসেৰ সঙ্গে সময়েতা কোন প্ৰশ্ন থাকতে পাৰেনা।

এই কথা বলে আমি এই সংবিধান সংশোধনী প্ৰস্তাবকে সমৰ্থন জানাচ্ছ।



শ্রীনরেন্দ্ৰ নাথ দত্ত :—অধ্যক্ষ মহোদয়, এই সংবিধান সংশোধনী সমর্থন কৰিবলৈ গৈ এটা কথা মনত পৰিছে, হিটলাৰৰ শাসন। চেয়াৰমেন হিন্দেন বাৰ্গৰ দৰবৰলতাৰ সদ্ব্যৱহাৰ লৈ গণতন্ত্ৰ হত্যাকাৰী জঘন্য ফৌচিষ্ট শক্তিক নেতৃত্বকাৰী হিটলাৰ ১৯৩৩ চনত ক্ষমতালৈ আহি এনেদৰে এষ্ট পাচ কৰি সমগ্ৰ বাৰ্জেনিত দলক বে-আইনী কৰি বাৰ্জেনিতিক দল সমূহৰ অফিচ কাগজপত্ৰ, নথিপত্ৰ সমষ্ট বাজেয়াপ্ত কৰি বিশেষকৈ কমিউনিষ্ট পাৰ্টি, শ্ৰমিক শ্ৰেণীৰ আন্দোলনক দমন কৰাৰ কাৰণে কমিউনিজিম শব্দটো প্ৰতিবাৰী বাৰ্জেনিতিক নষ্টৰ পৰা মচি দিয়াৰ কাৰণে অপচেষ্টা কৰি বাৰ্জেনিতিক দল সমূহৰ বিভিন্ন নেতা কম্পীক কাৰাবদ্ধ কৰি, জঘন্য আক্ৰমণ কৰি কুখ্যাত আইকমেনৰ দ্বাৰা ৬০ লাখ ইহুদীক হত্যা কৰি আন্তৰ্জাতিক যি মানবীয় সন্মান সেই সন্মান হানি কৰি কনচেনট্ৰেচন কেম্পত লাখ লাখ বাৰ্জেনিতিক নেতা, কম্পীক, প্ৰগতিশীল শক্তিক কাৰাবদ্ধ কৰি জঘন্য ভাবে অত্যাচাৰ কৰি মানুহৰ চামৰাৰ ড্ৰাম তৈয়াৰ কৰিছিল, তেনেধৰণে অত্যাচাৰ কৰিছিল একমাত্ৰ শ্ৰেণী শাসন, একচেতিয়া পৰ্জিগতি শাসন চিৰায়ত্ত কৰাৰ কাৰণে। সেই শাসনত কমিউনিষ্ট আন্দোলন মচি পেলোৱাৰ কাৰণে, শ্ৰমিক আন্দোলন মচি পেলোৱাৰ কাৰণে আৰু একচেতিয়া শাসন বন্ধ কৰাৰ কাৰণে। ঠিক সেই একেই পথ অনুসৰণ কৰিছিল ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে যোৱা ১৯৭৫ চনৰ ২৬ জুন দিনটোৰ পৰা। হয়তো আমাৰ স্বৰ্গত প্ৰেচিডেণ্ট ফখৰুদ্দিন আলি আহম্মদৰ দৰবৰলতাতেই হওক বা তেখেতৰ উদ্ভৱতৰ সদ্ব্যৱহাৰ লৈ ইন্দিৰা গান্ধীয়ে ভাৰতৰ জনগনৰ শতকৰা ৭০ জন দৰিদ্ৰতাৰ স্তৰলৈ নামাই লৈ শতকৰা ৭০ জন ভূমিহীন গৰীৱ খেতিয়ক পৰিণত কৰে, শতকৰা ৭০ ভাগক নিৰক্ষৰ কৰি লাখ লাখ দেশবাসীৰ ওপৰত ১৭ হাজাৰ ৭৭ কোটি টকাৰ ধনৰ বোজা জাৰি দি দেশখনক কাৰাগাৰত পৰিণত কৰে। গণতান্ত্ৰিক আন্দোলনক স্তবধ কৰাৰ কাৰণে শ্ৰমিক আন্দোলনক স্তবধ কৰাৰ কাৰণে, খেতিয়কৰ আন্দোলনক স্তবধ কৰাৰ কাৰণে ভাৰতত এক বংশীয় ৰাজত্ব কংগ্ৰেছৰ নামত, সমাজতন্ত্ৰৰ নামত, গণতন্ত্ৰৰ নিজৰ কুখ্যাত শাসন চলোৱাৰ কাৰণে এই জৰুৰী অৱস্থা ঘোষণা কৰিছিল। জৰুৰী অৱস্থা ঘোষণা কৰি নাগৰিক অধিকাৰ, সংবাদ পত্ৰ অধিকাৰ হৰণ কৰিছিল। ভাৰতীয় জনসাধাৰণৰ মৌলিক অধিকাৰ হৰণ কৰিছিল। এই ৪২ তম সংশোধনীৰ মাধ্যমত, জৰুৰী অৱস্থা চিৰায়ত্ত কৰাৰ বাবে এক বড়মন্ত্ৰ কৰিছিল। পাৰ্লামেণ্টৰ অধিকাৰ জৰ্জিচিয়েবীৰ ওপৰত সাব্যস্ত কৰি জৰ্জিচিয়েবীৰ ক্ষমতা হৰণ কৰে আৰু মানুহৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত থকাৰ কাৰণে অপচেষ্টা কৰিছিল। এণ্টি নিচনেল একটিভিটি ৩১ (দি) এই ধাৰাত সোমাই দি সকলো ব্যক্তিক বিনা বিচাৰে কাৰাবদ্ধ কৰাৰ কাৰণে বড়মন্ত্ৰ কৰিছিল আৰু নানা ধৰণৰ জঘন্য আক্ৰমণৰ অপচেষ্টা কৰি গোটেই ভাৰতৰ ৰাজনীতিত এটা অপবাদ আন্তৰ্জাতিক ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিছিল। এই ৪২ তম কুখ্যাত সংশোধনী মানৱ অধিকাৰ বিৰোধী মৌলিক অধিকাৰ বিৰোধী। গতিকে এই সংশোধনী পূৰ্ণাঙ্গ ভাবে বাতিল কৰাৰ কাৰণে আমাৰ পাৰ্টিয়ে সদন ত্যাগ কৰিছিল যেতিয়া সংসদত প্ৰস্তাৱ উত্থাপন কৰিছিল এই সংশোধনী পাচকৰাৰ কাৰণে। গতিকে আজি এই বিধান সভাত এই সংশোধনী সমর্থন কৰিছো আৰু যাতে বিপ্ৰেচিভ মিজাৰ থকাৰ কোনো ব্যৱস্থা নাথাকে তাৰ আহ্বান জনাও। ইয়াকে কৈ সামৰণি মাৰিলো।

\* শ্ৰীচামছন্দ হুদা :—মাননীয় অধ্যক্ষ মহোদয়, আমাৰ বৰ্তমানে যিটো সংশোধনী বিল আনিছে এই বিল খনক মই সমর্থন জনাইছো। সমর্থন জনাইছো এই কাৰণেই যে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰাগান্ধীৰ আমোলত এই সংবিধান সংশোধন কৰি জনসাধাৰণৰ মৌলিক অধিকাৰ খৰাব কৰি যিবিলাক কান্ড-কাৰখানা কৰিছিল সেইবিলাকৰ বিলম্বিত সাধন হোৱাটো জনসাধাৰণে বিচাৰিছে। যিখিনি কৰিব পৰা নাই সেইখিনি তেনেকৈ ৰাখি যিখিনি কৰিব বিচাৰিছে সেইখিনিক



আমি সমর্থন আগবঢ়াইছো। এই সংশোধণীৰ জৰিয়তে ভাৰতবৰ্ষত জব্দৰী অৱস্থাৰ ঘোষণা কৰি ফেচিবাদ শাসনৰ ব্যৱস্থা কৰিছিল। এই ফেচিবাদ শাসনৰ সৰ্ববিধা লৈ ইন্দিৰা গান্ধীয়ে মানৱৰ কাম কৰাৰ অধিকাৰ, চিন্তা কৰাৰ আধিকাৰ, আন্দোলন কৰাৰ অধিকাৰ আনকি জন্মগ্ৰহণ কৰাৰ অধিকাৰো বন্ধ কৰি দিছিল। আমি দেখিছো হিটলাৰে নিজৰ খামখেয়ালীৰে নিজৰ গাদী বন্ধা কৰাৰ কাৰণে ফেচিবাদৰ শাসন চলাইছিল। আমাৰ ইন্দিৰা গান্ধীও ভাৰতবৰ্ষত কংগ্ৰেছৰ শাসন চলোৱাৰ নামত নিজৰ খেয়াল মতে শাসন চলোৱাৰ কাৰণে সেই শাসন ফেচিবাদী শাসন হৈছিল। আৰু এই ফেচিবাদৰ সূচনা কৰিছিল সংবিধান সংশোধণৰ মাধ্যমেৰে। তেওঁ ৰাজনৈতিক দৃষ্টিভংগীলৈ আন্দোলন, ৰাজনৈতিক দল, বে-আইনী ভাবে বন্ধ কৰিবলৈ চেষ্টা কৰিছিল। ৰাজনৈতিক কম্বীসকলক জেলত বন্ধ কৰি অত্যাচাৰ কৰি হত্যা কৰিছিল। ইয়াৰ একমাত্ৰ উদ্দেশ্য আছিল বাকী দল বিলাকক নিঃশেষ কৰি ভাৰতবৰ্ষত কংগ্ৰেছী ৰাজত্ব বজাই ৰখা। এই কংগ্ৰেছীশাসনৰ নামত প্ৰকৃততে ইন্দিৰা গান্ধীয়ে ৰাজত্ব চলাই ফেচিবাদৰ ৰাজত্ব চলোৱাৰ ব্যৱস্থা কৰিছিল। অধ্যক্ষ মহোদয়, আমি দেখি আচৰিত হৈছো হিটলাৰৰ ফেচিবাদী শাসন পৃথিবীৰ মানৱে ভাল পোৱা নাছিল। কিন্তু ইন্দিৰা গান্ধীয়ে হিটলাৰকো চেৰ পেলোৱাৰ চেষ্টা কৰিছিল। হিটলাৰে নিষ্ঠুৰ ভাবে ইহুদী বিলাকক হত্যা কৰিছিল। সেইদৰে ইন্দিৰা গান্ধীও দেখা যায় ৰাজনৈতিক কম্বী সকলক জব্দৰী অৱস্থাত জেলত ভৰাই হত্যা কৰাৰ ব্যৱস্থা কৰাৰ বাহিৰেও জনসাধাৰণৰ মাজত সমগ্ৰ মানৱ জাতিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল। আনকি জব্দৰী অৱস্থাৰ সময়ত মানৱক ধৰি খাহি কৰাৰ ব্যৱস্থা কৰিছিল। মানৱক খাহি কৰা ব্যৱস্থা মানৱতাৰ বিৰুদ্ধে কৰিছিল। গতিকে আমি এই সদনৰ জৰিয়তে বৰ্তমান মন্ত্ৰী সভাৰ জৰিয়তে আমাৰ কেন্দ্ৰীয় চৰকাৰক আমি জনাই দিব বিচাৰিছো যে কোন দল কেতিয়া শাসনত অধিষ্ঠিত থাকিব সেইটোৰ বিচাৰ্য্য বিষয় কোনো দলেই নহয় সেইটো বিচাৰ্য্য বিষয় হৈছে ভাৰতবৰ্ষৰ জনসাধাৰণ কোন দল কেতিয়া শাসনৰ গাদীত থাকিব নে নাথাকে সেইটো কোনো দলেই বিচাৰ কৰিব নোৱাৰিব সেইটো বিচাৰ কৰিব ভাৰতবৰ্ষৰ ৰাইজে। গতিকে ভাৰতবৰ্ষত কোনো দলেই যাতে নিজৰ দলীয় ক্ষমতা বন্ধাৰ কাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণৰ আশাআকাংক্ষা মৰমৰ কৰিব নোৱাৰে, কোনো আন্দোলন দমন কৰিব নোৱাৰে, কোনো দলেই যাতে ইন্টাৰনেল ইমৰজেন্সি, বা এক্সট্ৰাৰনেল ইমৰজেন্সি প্ৰবৰ্তন কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে। ইয়াৰ কাৰণেই আজি সদনত যি আলোচনা হৈছে সেই আলোচনাৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰক জনাই দিব বিচাৰিছো কেন্দ্ৰীয় চৰকাৰে ইয়াৰ আসৰ ব্যৱস্থা কৰি আৰু সংশোধন সমর্থন কৰিছো। ইয়াকে কৈ শেষ কৰিলো।

Shri BANESWAR SAIKIA : Mr. Speaker, Sir, while supporting the resolution introduced for ratification of the Constitution amendments in this House I would like to speak a few words. The Party in power in the Centre has tried to restore a little bit of the lost rights. The previous regime tried to curtail the rights and introduced an authoritarian fascist regime. For restoration of the democratic rights the people had to put up a fight and had rightly thrown out that party from power. The Janata Party was installed in power in 1977 in the last Parliamentary election just to restore the lost democracy. Of course, democracy that was enshrined in the Constitution is not enough for the ventilation of the grievances of the toiling people and for assertion of rights. Whatever the gain we have from the bourgeois democracy we are pledged to protect the interest of the toiling people and to assert themselves whenever they find that their right to live



like decent human beings is jeopardised and are being denied the right to exist. The previous regime perpetrated inhuman treatments under the Congress Party headed by Smti. Indira Gandhi and tried to deny the right to live in the country. Introduction of this amendment to amend the Forty second amendment made during the dark days in our country has sought to restore and re-assure the people of our country that they have the right to live, that is the fundamental point, and that is why this amendment should be supported. So we support it.

শ্রীনিশীথ রঞ্জন দাস :- মাননীয় অধ্যক্ষ মহোদয়, আপনার মাধ্যমে আমি আমাদের মাননীয় মুখ্যমন্ত্রীকে এই প্রস্তাব উত্থাপন করার জন্য অভিনন্দন জানাচ্ছি। বিগত লোকসভার নির্বাচনে জনতা সরকারের প্রতিশ্রুতি ছিল এই কুখ্যাত ৪২তম সংবিধান সংশোধনকে বাতিল করা। ৪২ তম সংশোধনকে পূর্ণাঙ্গভাবে সংশোধন করার ক্ষেত্রে রাজ্যসভায় কংগ্রেসী সদস্যদের সংখ্যাগরিষ্ঠতার কথা বিবেচনা করলে জনতা সরকারের পক্ষে সেটা অনায়াস করা হবে। একথা মাননীয় সদস্য কমঃবিশেষ মিশ্র মহাশয়ও বলেছেন।

মহোদয়, আপনি জানেন এই আসাম রাজ্যে যারা ইন্দিরা গান্ধীর আশীর্বাদপূর্ত ছিল সেই কংগ্রেসী মন্ত্রীসভা আসামে শিক্ষক আন্দোলনকে দমন করতে অত্যাচারী ভূমিকা গ্রহণ করে ইন্দিরা গান্ধী সমগ্র দেশ জুড়ি অরহা জারি করার পূর্বেই শরণ সিংহ মন্ত্রীসভা আসামে প্রকৃত পক্ষে জরুরী অরহা নির্ঘাতন সরব্ব করে। ৪২ তম সংবিধান সংশোধন হয়েছিল এসমস্ত গণতান্ত্রিক আন্দোলনকে দমন করার জন্য, অত্যাচার করার জন্য।

মহোদয়, এই ২৪ তম সংবিধান সংশোধন এর ফলে এই কুখ্যাত আসাম কংগ্রেসী মন্ত্রীসভা পাঁচ বছরের মেয়াদ বাড়িয়ে ছয় বৎসর যাবৎ জনসাধারণের উপর নির্যাতন করার সরযোগ পেয়েছিল। জগদল পাথরের মত ছয় বৎসর জগগণের বকের উপর চেপে বসার সরযোগ পেয়েছিল। ভারতবর্ষের অন্যান্য নয়টি রাজ্য যখন কংগ্রেসকে বিতাড়িত করে দিতে পেরেছিল তখনো এই আসাম রাজ্যে কুখ্যাত কংগ্রেস শাসকগোষ্ঠী প্রশাসন যন্ত্রকে কবজা করে রেখেছিল এবং আসামের রাজ্যের জনগণকে আরও এক বৎসর নির্যাতন করার সরযোগ পেয়েছিল।

মহোদয়, বিগত বিধান সভা নির্বাচনের সময়ও এই কুখ্যাত কংগ্রেস সরকার সর্বসাধারণের একান্ত ব্যবহার্য লবনের ব্যাপারে এক কেলেংকারীর সৃষ্টি করে জনসাধারণকে অশেষ দুর্ভোগ দিয়েছিল। আমরা আসামের জনসাধারণ, আরও এক বৎসর আগে এই শাসনাগোষ্ঠীর হাত থেকে রেহাই পেতে পারতাম। যদি জনতা সরকার তার সংবিধান সংশোধনের ব্যাপারে নির্বাচনী প্রতিশ্রুতি যথা সময়ে পালন করতেন।

মহোদয়, তাই আমি ৪২ তম সংশোধনকে পূর্ণাঙ্গভাবে সংশোধন করার দাবী রেখে আমার বক্তব্য শেষ করছি।

ফণী মোধি :- মাননীয় অধ্যক্ষ মহোদয়, আজি সংবিধান সংশোধনীর বাবে বিল আগবঢ়োৱা হৈছে। আমাৰ পাৰ্টিৰ তৰফৰ পৰা মাল্টিপল লেনিনিষ্ট পাৰ্টিৰ তৰফৰ পৰা বদ মোৰ ফালৰ পৰাও সমৰ্থন জনাইছে। এই সংবিধান সংশোধন কৰা হৈছিল



জব্দৰীকালীন অৱস্থাৰ সময়ত। তেতিয়া জাতীয় বিতৰ্ক হোৱাৰ কথা আছিল যদিও জাতীয় বিতৰ্ক হবলৈ নিদিলে। কিয়নো সেই সময়ত বিৰোধী দলৰ সদস্য সকলক দয়া কৰি তৎকালীন চৰকাৰৰ মাননীয় শৰৎ সিংহ ডাঙৰীয়াই কাৰাগাৰত সোমাই থৈছিল। ফলত আমাৰ ফালৰ পৰা ৰাষ্ট্ৰীয় বিতৰ্কত অংশ গ্ৰহণ কৰিব নোৱাৰিলো। তেতিয়া মাননীয় গৈ খলেই এই সম্পৰ্কত একাধাৰ কথা কৈছিল যে ছবি চাই ভোট দিয়া ভাৰতীয় জনসাধাৰণে এই বিষয়ত কি ৰাষ্ট্ৰীয় বিতৰ্ক কৰিব। কিন্তু এই নিলজৰ উদ্ভিৰ সময়ত তেখেতে ভাবি চোৱা নাছিল যে তেখেতেও সেই ছবি চাই ভোট দিয়া জনসাধাৰণৰ ভোটতহে জিকি নিৰ্বাচিত হৈ আহিছে আৰু সেই ভোটৰে গঠিত হোৱা পাৰ্লামেন্টৰ পৰা ক্ষমতা পাইছে। এলুহাবাদ হাইকোৰ্টৰ বায়ৰ পিচত গোল খাই গল খোৱা পাৰ্টিৰ জিকা বদলি দেখুৱাবলৈ চেষ্টা কৰিছিল। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু প্ৰধান মন্ত্ৰী আইনৰ বিধানত নপৰে বদলি সংবিধান সংশোধন কৰা হল। তেতিয়া এনে হৈছিল যেন স্বয়ং প্ৰধান মন্ত্ৰীয়ে যদি মোচনগান এটা লৈ দয়া কৰি প্ৰকাশ্যে ৰাজপথত হত্যাকাণ্ড চলায় তথাপিহে ক্ৰিমিনেল নহব। মনুষ্যৰ শৰীৰ পৰা উঠাই দেবোত্তৰ শাৰীত থোৱা হৈছিল। সেইটো গণতন্ত্ৰ হব নোৱাৰে। গণতন্ত্ৰৰ নাতি হব নোৱাৰে। পৃথিবীৰ কোনো দেশত এনে নিয়ম নাই। সেই কাৰণে মই এই সংশোধনী সমৰ্থন কৰিছো। লগতে যাতে মানৱ অধিকাৰ আৰু নাগৰিক স্বাধীনতা, স্বাৰ্থ এনে ভাৱে খৰ্ব হব নোৱাৰে সেই দিশত লক্ষ্য ৰাখিবলৈ সদনৰ মাননীয় সদস্য সকলক অনুরোধ জনাইছো। ইয়াৰ কাৰণে দৰকাৰ হলে সদনৰ ভিতৰে বাহিৰে প্ৰবল জনমত গঢ় তুলিব লাগিব যাতে ভৱিষ্যতে যি দলৰেই লোক ক্ষমতালৈ নাহক কিয় যাতে এনেভাৱে মানৱ অধিকাৰ খৰ্ব নহয়। এইখিনি কৈয়েই এই বিলখনৰ সংশোধনী মোৰ পাৰ্টিৰ তৰফৰ পৰা আৰু ব্যক্তিগত তৰফৰ পৰা সমৰ্থন কৰি সামৰণি মাৰিছো।

শ্ৰীদেৱান জয়নাল আবেদীন :- মাননীয় অধ্যক্ষ মহোদয়, আমাৰ পাৰ্টি এচ-ইউ চিয়ে বহু দিনৰ পৰা ভাৰতবৰ্ষৰ ৰাজনৈতিক জীৱনত এক অশ্ৰুকাৰ অধ্যায়ত জব্দৰীকালীন অৱস্থাৰ সময়ত ৰচিত হোৱা ৪২ তম সংবিধান সংশোধনী বাতিল কৰিবৰ বাবে দাবী কৰি আহিছে। অধ্যক্ষ মহোদয়, আমি জানো যে জব্দৰীকালীন অৱস্থাৰ সময়ত দেশত নাগৰিক অধিকাৰ, আৰু মৌলিক অধিকাৰ খৰ্ব কৰা হৈছিল এই ৪২ তম সংশোধনীৰ জৰিয়তে। আজি এই ৪২তম সংবিধান সংশোধনী বিল বাতিল কৰিবলৈ বিল অনা হৈছে। আমি বিচৰা বহুত বস্তু ইয়াত সন্নিবিষ্ট কৰা হোৱা নাই। সেই সকলোবোৰ বাতিলৰ দাবী বাহাল ৰাখিয়েই আমি সীমিত অৰ্থত সন্তোষ প্ৰকাশ কৰিছো আৰু লগতে আমাৰ দলৰ ফালৰ পৰা এই সঁকায়নী বাণী ৰাখিব খুজিছো যে ইতিহাসত ৰাজনৈতিক দলসমূহে বা ৰাজনৈতিক ব্যক্তিসমূহে কেতিয়াবা ভুল কৰে আৰু কেতিয়াবা সেইবোৰ সংশোধনও হয় কিন্তু তাৰ পৰা আমি এটা শিক্ষা গ্ৰহণ কৰা উচিত। আমাৰ দেশত বৰ্ত্তমানে এটা দ্বিদলীয় পাৰ্শ্ববাদী ব্যৱস্থা প্ৰবৰ্ত্তন কৰাৰ চেষ্টা চলোৱা হৈছে। দেশৰ পূৰ্জিগতি শ্ৰেণীয়ে যেতিয়া দেখা পায় যে কোনো এটা দলে তেওঁলোকক সেৱা কৰিব নোৱাৰে তেতিয়া অতি সংকোচলৈ অন্য এটা দলক ক্ষমতালৈ লৈ অহাৰ চেষ্টা চলায়। পৃথিবীৰ বিভিন্ন পূৰ্জিবাদী সাম্ৰাজ্য বাদী দেশত এই দ্বিদলীয় পাৰ্শ্ববাদী ব্যৱস্থা চলি আছে। এই ব্যৱস্থাত বিকল্প দল দুটাৰ কেতিয়া কোনো ক্ষমতা পায় তাৰ কোনো ঠিক নাই। কিন্তু এটা কথা ঠিক যে, যি কোনো দলেই ক্ষমতা নাপায়। সমগ্ৰ পূৰ্জিবাদী দৰ্শনমানে আজি বজাৰৰ সংকটত জৰ্জৰিত। যেতিয়ালৈকে বজাৰ সংকট থাকিব, যেতিয়ালৈকে নিবনুৱা সমস্যা থাকিব, তেতিয়ালৈকে নৈতিক অবনমনৰ সমস্যা থাকিব। এইবোৰ থাকেমানে দেশৰ জনগণ বাৰে বাৰে "বাসবন্ধ" কাৰী পূৰ্জিবাদী ব্যৱস্থাৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ আগবাঢ়ি আহিব। তেতিয়াই



পূৰ্জিগতি সকলে স্বার্থ বক্ষাৰ বাবে উপায়ান্তৰ হৈ চৰকাৰে বাইজক সংবিধানত দিয়া মৌলিক আৰু নাগৰিক গণতান্ত্ৰিক অধিকাৰ খৰব কৰিবলৈ নিষ্ঠাৰ হাতে আগবাঢ়ি আহিব পাৰে। আমাৰ দেশৰ অৰ্থনৈতিক সামাজিক ব্যৱস্থাও পূৰ্জিবাদী ব্যৱস্থা আৰু ইও পূৰ্জিবাদী সংকটৰ পৰা মুক্ত নহয়। গতিকে জনতা দলকো এইয়াৰ কথাকেই কৈ ৰাখিছো যেন আমাৰ দেশত চলি থকা পূৰ্জিবাদী অৰ্থনৈতিক ব্যৱস্থা স্বার্থ বক্ষা কৰিবলৈ গৈ তেওঁলোকে জনসাধাৰণৰ মৌলিক আৰু গণতান্ত্ৰিক অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা কৰিছিলো নকৰে। দেশৰ মৌলিক সমস্যাসমূহ যেনে অৰ্থনৈতিক দিশৰ উন্নয়ন, মূল্য বৃদ্ধি প্ৰতিৰোধ, ব্যাপক হাৰত শিল্পোন্নয়ন নিবন্ধৰা সমস্যা আদি সমস্যাৰ চূড়ান্ত সমাধান এই সমাজ ব্যৱস্থাবে সম্ভৱ নহয় যেতিয়ালৈকে সমাজবাদী ব্যৱস্থা গঢ়ি তোলা নহয়। ইমানদিনে কংগ্ৰেছে বাইজৰ এই মৌলিক সমস্যাবোৰ সমাধান কৰিবলৈ ব্যৰ্থ হৈ বাইজৰ ন্যায়সঙ্গত গণতান্ত্ৰিক আন্দোলনবোৰ দমন কৰাৰ উদ্দেশ্যে সংবিধানত দিয়া মৌলিক গণতান্ত্ৰিক অধিকাৰবোৰ কাঢ়ি লব খুজিছিল আৰু ইয়াৰ পৰিণতি হিচাবেই কংগ্ৰেছে বাইজৰ সমৰ্থণৰ পৰা বঞ্চিত হব লগীয়া হল। এই ঘটনাৰ পৰা যাতে শাসক জনতা দলেও শিক্ষা গ্ৰহণ কৰিব পাৰে তালৈ তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰি মই মোৰ বক্তৃতাৰ সামৰণি মাৰিলোঁ।

\* শ্ৰীআল্লাউদ্দীন চৰকাৰ :- এই যে ৪২তম সংশোধনী বিলখন অনা হৈছে সেইখন মোৰ পাৰ্টিৰ ফালৰ পৰা আৰু ব্যক্তিগত ফালৰ পৰাও সমৰ্থন জনাইছো। কিয়নো আগতে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি যি ধৰণে ভাৰতীয় জনসাধাৰণৰ মৌলিক অধিকাৰখিনিও খৰব কৰি পেলাইছিল গণতন্ত্ৰৰ ভেটি ভাঙি চৰকাৰ কৰি পেলাইছিল সেই অৱস্থা যাতে এতিয়া আৰু পুনৰ নহয় নতুন জনতা চৰকাৰে জনতাৰ আৰু বাইজৰ স্বার্থৰ বিৰুদ্ধে যাতে কোনো কাম হাতত নলয় তাৰ বাবে অনুরোধ জনালো। তাৰোপৰি আমাৰ ৰাজ্যখনৰ দাঁড়ৰ সীমা বেখাৰ তলত থকা যিসকল দখলীয়া লোকে অত্যন্ত কষ্টৰে জীৱন নিৰ্বাহ কৰিছে সেইসকলক আইনৰ দ্বাৰা সকলোখিনি সুবিধা দি তেওঁলোকক গণতান্ত্ৰিক আৰু সমাজতান্ত্ৰিক বাট মোকোলোৱাৰ কাৰণে এই যি সংশোধনী প্ৰস্তাৱ অনা হৈছে তাক আমি সমৰ্থন জনাইছো।

\* শ্ৰীনজমুল হক :- পৃথিবীৰ ভিতৰতে বঢ়িছ পাৰ্লিয়ামেণ্টই আটাইতকৈ শক্তিশালী। তেওঁলোকে কৰিব নোৱাৰা কাম একো নাই। কিন্তু তেওঁলোকে এটা কামেই কৰিব নোৱাৰে সেইটো হল মতাক মাইকী আৰু মাইকীক মতা কৰিব নোৱাৰে। কিন্তু তাতোকৈ অধিক শক্তিশালী আমাৰ ইন্দিৰা গান্ধী চৰকাৰ আছিল। যাৰ দিনত জৰুৰী কালীন অৱস্থা ঘোষণা কৰি হাজাৰ হাজাৰ মানুহক কাৰাগাৰত আৱদ্ধ কৰি ৬০ কোটি মানুহৰ মাজত ভয়ৰ সঞ্চার কৰিছিল। গতিকে মই নতুন জনতা চৰকাৰক অনুরোধ কৰিছো যাতে এনেকুৱা আইন ভবিষ্যতে আৰু বলবৎ নকৰে। তাৰ বাবে দৃষ্টি আকৰ্ষণ কৰিলো।

\* শ্ৰীখগেন বৰবৰুৱা :- মাননীয় সদস্য চৰকাৰৰ পাৰ্টিয়ে ভাৰতৰ আন আন ঠাইত জৰুৰী কালীন অৱস্থাক যদি সমৰ্থন কৰে তেতিয়া তেখেতৰ দশা কি হব ?

শ্ৰীআল্লাউদ্দীন চৰকাৰ :- আমাৰ পাৰ্টিয়ে যি সিদ্ধান্ত লব সেইটোকে মানি লোৱা হব।

\* Speech not corrected



# RESOLUTION FOR RETIFICATION OF AMENDMENTS TO THE CONSTITUTION

শ্রীগোলাপ বৰুৱা (মুখ্যমন্ত্রী) :- মাননীয় অধ্যক্ষ মহোদয়, জবাবীকালীন অৱস্থা ঘোষণা কৰাৰ পিচত সংবিধানৰ ৪২ তম সংশোধন আৰু তেতিয়াৰ ইন্দিৰা গান্ধীৰ চৰকাৰে যেনেকৈ দেশৰ জনসাধাৰণৰ নাগৰিকৰ ব্যক্তি স্বাধীনতা আৰু দেশৰ আদালতৰ স্বাধীনতা সংগঠনৰ নামত সকলোবোৰ অধিকাৰ খৰচ কৰিছিল সেইবিষয়ে দেশৰ বাইৰে আৰু মাননীয় সদস্য সকলে বিতৰ্কত আলোচনা কৰিছে। আৰু জনতা পাৰ্টিয়ে সেই ৪২ তম সংশোধনীৰ দ্বাৰা যিবিলাক স্বাধীনতা হৰণ কৰা হৈছিল সেই বিলাকে যাতে দূৰ কৰিব পাৰি আৰু জনসাধাৰণৰ সম্পূৰ্ণ স্বাধীনতা দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি বন্ধ হৈছে আৰু ভাৰতীয় সংসদত ইতিমধ্যে এই সংশোধনী গ্ৰহণ কৰা হৈছে আমাৰ দেশ খনৰ প্ৰতিখন ৰাজ্যত পৰিস্থিতিবোৰ একেধৰণৰ নহয়। মই আশা কৰিছো যি গণতান্ত্ৰিক পদ্ধতিৰ মাজত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে যি প্ৰতিশ্ৰুতি দিছে সেইটো সম্পূৰ্ণৰূপে পালন কৰাৰ কাৰণে সোনকালে আমি লক্ষ্যত উপনীত হব পাৰিম বুলি আশা কৰিছো আৰু সেই কাৰণে এই সংশোধনী অনা হৈছে। আৰু মাননীয় সদস্য সকলক অন্তৰ্ভুক্ত জনাইছে এই সংশোধনীখন তেখেতে সকলোও সমৰ্থন কৰিব।

মাননীয় অধ্যক্ষ : এই সদনে ভাৰতীয় সংবিধানৰ ৩৬৮ অনুচ্ছেদৰ ২ উপদফাৰ বিশেষ নিবন্ধৰ অন্তৰ্গত সংসদনৰ দ্বাৰা যেনেদৰে পাৰিত ১৯৭৭ চনৰ সংবিধান ৪২তম সংশোধনী বিধেয়ক খনৰ প্ৰস্তাৱ কৰা সংশোধনী সমূহ ১৯৭৭ চনৰ সংবিধান ৪২ তম সংশোধনী আইন বুলি পৰিবৰ্তন কৰা হৈছে আৰু অনুমোদন কৰে।

The resolution was than adopted

## ADJOURNMENT

The House rose at 10.29 A.M. and stood adjourned till 10 A.M. on Monday, the 3rd April, 1978

Dispur :  
The 31st March, 1978.

P. D. BARUA,  
Secretary,  
Assam Legislative Assembly.